

Total number of printed pages-19

4 (Sem-1) BMT

2021

(Held in 2022)

**COMMERCE**

Paper : 1.1

(Business Mathematics)

Full Marks : 80

Time : Three hours

**The figures in the margin indicate full marks for the questions.**

Answer either in English or in Assamese.

**Group-A**

Marks : 40

1. Answer the following as directed :

তলৰ প্ৰশ্নসমূহৰ নিৰ্দেশ অনুসৰি উত্তৰ দিয়া :

$1 \times 10 = 10$

(a) Is  $\{x : x + 5 = 5\}$  a null set ?

$\{x : x + 5 = 5\}$  এটা বিক্ষেপণী হয়নে ?

(b) Evaluate ( মান নির্ণয় কৰা ) :

$$\log_8 4096$$

(c) Is a scalar matrix a diagonal matrix ?

(Yes / No)

এটা অদিশ মৌলকক্ষ বিকর্ণ মৌলকক্ষ।

(হ্য নে নহয় )

(d) Find the value of  ${}^5P_5$ .

${}^5P_5$ -ৰ মান নির্ণয় কৰা।

(e) Fill in the blank :

খালী ঠাই পূৰ কৰা :

The variables associated with linear programming problems are called

\_\_\_\_\_.

বৈধিক প্রক্রমণৰ লগত জড়িত চলকসমূহক \_\_\_\_\_  
বোলে।

- (f) If Interest is compounded half yearly, what is the formula for finding amount?

সুত ছমাহৰ মূৰত চক্ৰবৃদ্ধি হিচাবে গণনা কৰিলে সবৃদ্ধিমূল নিৰ্ণয় কৰা সূত্ৰটো লিখা।

(g) Given (দিয়া আছে) :  $A = \text{Amount}$  (সবৃদ্ধিমূল),  
 $r = \text{Rate}$  (সুতৰ হাৰ),  $P = \text{Principal}$  (মূলধন),  
 $n = \text{No. of years}$  (বছৰ)

- (g) Evaluate (মান নিৰ্ণয় কৰা) :

$$\int_{1}^{2} \frac{1}{x} dx$$

- (h) Fill in the blank :

খালী ঠাই পূৰ কৰা :

$\frac{d}{dx}(\text{TC}) = \text{_____}$ , where  $x$  denotes  
 the volume of output.

যত  $x$ -এ উৎপাদিত সামগ্ৰীৰ পৰিমাণক বুজাইছে।

(i) Choose the correct answer :

শুন্ধি উত্তর নির্বাচন করা :

$y = 5x$  represents a line

$y = 5x$  ৰেখাড়াল

(i) passing through the origin

মূল বিন্দুৰ মাজেদি যায়

(ii) parallel to the X-axis.

X-অক্ষৰ সমান্তৰাল

(iii) parallel to the Y-axis.

Y-অক্ষৰ সমান্তৰাল

(j) Define deferred annuity.

বিলম্বিত বার্ষিকীৰ সংজ্ঞা লিখা।

2. Answer the following questions :  $2 \times 5 = 10$

তলৰ প্ৰশ্নসমূহৰ উত্তৰ লিখা :

(a) Find the thirteenth term of the  
following series :

তলৰ শ্ৰেণীটোৰ ত্ৰয়োদশ পদ নিৰ্ণয় কৰা :

4, 8, 16, .....

(b) Find the slope of the line passing through the points  $(-3, -5)$  and  $(7, 9)$ .

$(-3, -5)$  আৰু  $(7, 9)$  বিন্দুগামী বেখাৰ নতিমাত্ৰা নিৰ্ণয় কৰা।

(c) Evaluate (মান নিৰ্ণয় কৰা) :

$$\frac{d}{dx} (\sqrt{x^2 + 3})$$

(d) Write two differences between a matrix and determinant.

এটা মৌলকক্ষ আৰু এটা নিৰ্ণয়কৰ মাজৰ দুটা পার্থক্য লিখা।

(e) If (যদি)  $A = \begin{bmatrix} -5 & 4 & 7 \\ -3 & -6 & 1 \end{bmatrix}$  and (আৰু)

$$B = \begin{bmatrix} 8 & -2 & -6 \\ 7 & -4 & 0 \end{bmatrix}, \text{ find (নিৰ্ণয় কৰা) :}$$

$5B - 2A$ .

3. Answer the following questions : (**any four**)

$$5 \times 4 = 20$$

তলৰ প্ৰশ্নসমূহৰ উত্তৰ লিখা : (যিকোনো চাৰিটা)

(a) If  $a, b, c$  are in G.P, prove that

$\frac{1}{a+b}, \frac{1}{2b}, \frac{1}{b+c}$  are in A.P.

যদি  $a, b, c$  গুণোভৰ প্ৰগতিত থাকে, তেন্তে প্ৰমাণ

কৰা যে  $\frac{1}{a+b}, \frac{1}{2b}, \frac{1}{b+c}$  সমাভৰ প্ৰগতিত থাবিব।

**Or/ নাইবা**

If (যদি)  $\frac{\log x}{y-z} = \frac{\log y}{z-x} = \frac{\log z}{x-y}$

then prove that (তেনেহ'লে প্ৰমাণ কৰা যে)

$$x^x \cdot y^y \cdot z^z = 1$$

(b) A machine costs Rs. 4,00,000. Its value depreciates at the rate of 10% p.a. What will be its value after 4 years ?

এটা মেচিনৰ মূল্য 4,00,000 টকা। ইয়াৰ অৱক্ষয়ৰ হাৰ বছৰি 10% হলে, 4 বছৰৰ মূৰত মেচিনটোৰ মূল্য কিমান হ'ব?

**Or / নাইবা**

In how many years will an annuity of Rs. 400 amount to Rs. 4064 if interest is 3% compounded annually ?

সুতর হাৰ বছৰি চক্ৰবৃদ্ধি 3% হাৰে গণনা কৰিলে  
কিমান বছৰৰ মূৰত 400 টকাৰ এটা বাৰ্ষিকীৰ সবৃদ্ধিমূল  
4064 টকা হ'ব ? Given (দিয়া আছে)

$$\log 1.3048 = 0.1155$$

$$\log 1.03 = 0.0128$$

(c) Integrate : (**any two**)

অনুকলন কৰা : (যিকোনো দুটা)

$$(i) \int x (1 + \sqrt{x}) dx$$

$$(ii) \int \frac{6x - 4}{6x^2 - 8x + 8} dx$$

$$(iii) \int \sqrt{x} (x^2 + 3x + 2) dx$$

**Or / নাইবা**

If (যদি)  $f(x) = \frac{x-1}{x+1}$ , then show that

$$(\text{তেন্তে প্রমাণ করা যে}) \quad \frac{f(a) - f(b)}{1 + f(a) \cdot f(b)} = \frac{a - b}{1 + ab}$$

(d) Show that (দেখুওরা যে)

$$\begin{vmatrix} -a^2 & ab & ac \\ ab & -b^2 & bc \\ ac & bc & -c^2 \end{vmatrix} = 4 a^2 b^2 c^2$$

**Or / নাইবা**

If (যদি)  $A = \{a, b, c, d, e\}$

$$B = \{b, c, e, f\}$$

$$C = \{a, c, e, g, h\}$$

find (নির্ণয় করা) —

$$(i) \quad A \cap (B - C)$$

$$(ii) \quad (A - B) \cap (A - C)$$

(e) Prove that (প্রমাণ করা যে )

$$2^n P_n = 2^n \{1. 3. 5. \dots. (2n-1)\}$$

**Or / নাইবা**

A question paper consists of two groups  $A$  and  $B$ . Each group consists of 5 questions. In how many ways a student can answer 6 questions in all if he has to answer at least two questions from each group ?

এখন প্রশ্নকাকত  $A$  আৰু  $B$  দুটা অংশত বিভক্ত।  
প্রতিটো অংশত 5 টাকৈ প্রশ্ন আছে। এজন ছাত্রই মুঠতে  
কিমান ধৰনে 6 টা প্রশ্নৰ উত্তৰ কৰিব পাৰিব যদিহে  
তেওঁ প্রতিটো অংশৰ পৰা অতি কমেও 2 টাকৈ প্রশ্নৰ  
উত্তৰ কৰিবা লাগে ?

(f) Differentiate : (**any two**)

অৱকলন কৰা : (যিকোনো দুটা)

(i)  $(x+2)(x+1)^2$  w.r.t  $x$

(ii)  $\frac{e^x}{1+x}$  w.r.t  $x$

(iii)  $8x^3 - 3x^2 + 12x - 5$  w.r.t  $x$

## **Group - B**

**Marks : 40**

4. Answer **any four** questions :  $10 \times 4 = 40$

তলৰ যিকোনো চাৰিটা প্ৰশ্নৰ উত্তৰ লিখা :

- (a) Solve the following system of equations by Cramer's rule : 7

ক্ৰেমাৰৰ নিয়মমতে তলৰ সমীকৰণ কেইটা সমাধা কৰা :

$$3x + y + 2z = 3$$

$$2x - 3y - z = -3$$

$$x + 2y + z = 4$$

- (b) In how many ways the letters of the word 'MISSISSIPPI' can be arranged ?

3

'MISSISSIPPI' শব্দটোৰ 'আখৰবোৰ' কিমান

প্ৰকাৰে সজাব পাৰি ?

5. (a) Establish the equation of a line in the form  $y = mx + c$  5

$y = mx + c$  ঠাচত সরলরেখাৰ সমীকৰণ প্রতিষ্ঠা কৰা।

- (b) Find the equation of the line passing through the point of intersection of the lines  $2x - 3y + 4 = 0$  and  $3x + 4y - 5 = 0$  and perpendicular to the line  $6x - 7y + 8 = 0$ . 5

$2x - 3y + 4 = 0$  আৰু  $3x + 4y - 5 = 0$  ৰেখা দুড়ালৰ ছেদবিন্দুৰ মাজেদি যোৱা আৰু  $6x - 7y + 8 = 0$  ৰেখাৰ লম্ব ৰেখাৰ সমীকৰণ উলিওৱা।

6. (a) Find (নিৰ্ণয় কৰা) :  
(i) the average revenue function (AR)  
গড় বিক্ৰী ফলন (AR)

(ii) the marginal revenue function (MR)

প্রাপ্তিক বিক্রী ফলন (MR)

if (যদি) total revenue (মুঠ বিক্রী চলন)

$$TR = 25Q - \frac{Q^2}{5} + 3$$

$Q$  = No. of output sold

(মুঠ বিক্রী হোৱা সামগ্ৰীৰ একক)

Evaluate AR and MR at  $Q = 4$

$Q = 4$  ৰ বাবে AR আৰ MR-ৰ মান নিৰ্ণয়

কৰা।  $2+3=5$

(b) A steel plant produces  $x$  tons of steel per week at a total cost of

$$\text{Rs. } \left( \frac{x^3}{3} - 7x^2 + 111x + 50 \right)$$

Find the output level at which the marginal cost attains its minimum.

5

এটা তীখা প্রকল্পই  $\left( \frac{x^3}{3} - 7x^2 + 111x + 50 \right)$

টকাবে  $x$  টন তীখা প্রতি সপ্তাহত উৎপাদন করে। যি  
পরিমাণৰ উৎপাদনত প্রাণ্তিক ব্যয় নৃন্যতম হয়, সেই  
উৎপাদনৰ পরিমাণ নিৰ্ণয় কৰা।

7. (a) If (যদি)  $y = ax + \frac{b}{x^2}$ , show that (দেখুওৱা যে)

$$x^2 \frac{d^2y}{dx^2} + 2 \left( x \frac{dy}{dx} - y \right) = 0 \quad 5$$

(b) A function is defined as :

এটা ফলন তলত দিয়া ধৰণৰ :

$$f(x) = \begin{cases} 1-x, & 0 \leq x \leq 1 \\ x-1, & x > 1 \end{cases}$$

Is  $f(x)$  continuous at  $x=1$  ?

5

$f(x)$  ফলন  $x=1$  বিন্দুত অনবিচ্ছিন্ন হয়নে, পৰীক্ষা  
কৰা।

8. (a) (i) If (যদি)  $f(x) = \frac{1-x}{1+x}$ , prove that

(প্রমাণ করা যে)

$$f\left(\frac{1-x}{1+x}\right) = x$$

3

(ii) Evaluate : (মান নির্ণয় করা)

$$\lim_{x \rightarrow 1} \frac{x^2 - 1}{\sqrt{3x+1} - \sqrt{5x-1}}$$

2

(b) The total cost function  $c(x)$  of producing  $x$  items is given below :

$x$  টা সামগ্রীর উৎপাদন ব্যয় ফলন তলত দিয়া হ'ল :

$$c(x) = 1500 + 5x \text{ when (যেতিয়া) } 0 \leq x \leq 500$$

$$= 3000 + 4x \text{ when (যেতিয়া) } 500 < x \leq 2000$$

Find the cost of producing —

(i) 450 items (সামগ্রী) (ii) 1200 items

(সামগ্রী) উৎপাদন ব্যয় নির্ণয় করা।

5

9. (a) Solve the following linear programming problem by graphical method : 6

তলৰ বৈধিক প্ৰক্ৰমণ সমস্যাটো লেখ পদ্ধতিবে  
সমাধান কৰা :

$$\text{Maximize } Z = 5x + 3y$$

subject to

$$2x + y \leq 1000$$

$$x \leq 400$$

$$y \leq 700$$

$$\text{and } x, y \geq 10$$

- (b) What is linear programming problem ?  
Illustrate with an example. 4

বৈধিক প্ৰক্ৰমণ সমস্যা কি ? এটা উদাহৰণনেৰে ব্যাখ্যা  
কৰা।

10. (a) Show that the matrix  $A = \begin{bmatrix} 3 & 1 \\ -1 & 2 \end{bmatrix}$

satisfies the matrix equation

$$A^2 - 5A + 7I = O, \text{ where } I = \begin{bmatrix} 1 & 0 \\ 0 & 1 \end{bmatrix}$$

and  $O = \begin{bmatrix} 0 & 0 \\ 0 & 0 \end{bmatrix}$ .

দেখুওৱা যে মৌলকক্ষ  $A = \begin{bmatrix} 3 & 1 \\ -1 & 2 \end{bmatrix}$  যে তলত

দিয়া মৌলকক্ষ সমীকৰণটো সিদ্ধ কৰে :

$$A^2 - 5A + 7I = O \text{ যত } I = \begin{bmatrix} 1 & 0 \\ 0 & 1 \end{bmatrix} \text{ আৰু}$$

$$O = \begin{bmatrix} 0 & 0 \\ 0 & 0 \end{bmatrix}.$$

(b) Prove that (প্রমাণ করা যে)

$${}^n C_r + {}^n C_{r-1} = {}^{n+1} C_r$$

5

11. (a) A company is considering which of the three methods of production it should use in producing three goods A, B and C. The amount of each goods produced by each method is shown in the following matrix :

	A	B	C
Method 1	4	8	2
Method 2	5	7	1
Method 3	5	3	9

The column matrix [ 1048 ]

represents the profit per unit for A, B and C in that order. Using matrix multiplication find which method maximizes total profit.

7

এটা কোম্পানীয়ে তিনিবিধি সামগ্ৰী  $A$ ,  $B$  আৰু  $C$  উৎপাদন কৰিবৰ বাবে তিনিটা প্ৰণালীৰ কোনটো প্ৰণালী প্ৰয়োগ কৰিব এই বিষয়ে বিৱেচনা কৰি আছে প্ৰতিটো প্ৰণালীৰ দ্বাৰা উৎপাদন কৰা প্ৰতিবিধি সামগ্ৰীৰ তথ্য তলৰ মৌলকক্ষটোত দেখুওৱা হৈছে :

	$A$	$B$	$C$
প্ৰণালী 1	4	8	2
প্ৰণালী 2	5	7	1
প্ৰণালী 3	5	3	9

সন্তুষ্ট মৌলকক্ষ [1 0 4 6] যে সামগ্ৰী  $A$ ,  $B$  আৰু  $C$  ৰ প্ৰতি এককৰ পৰা হোৱা লাভৰ পৰিমাণক বুজাইছে। মৌলকক্ষৰ পূৰণৰ সহায়ত কোনটো প্ৰণালী প্ৰয়োগ কৰিলে লাভ সৰ্বাধিক হ'ব নিৰ্ণয় কৰা।

(b) Form a matrix  $A$  of order  $3 \times 2$ , where

$3 \times 2$  মাত্রায় এটা মৌলিকক্ষ  $A$  নির্ণয় করা, য'ত

$$a_{ij} = \frac{i^2 - j}{2i} \quad 3$$